

2019

ECONOMICS

Full Marks : 100

Pass Marks : 30

Time : Three hours

The figures in the margin indicate full marks for the questions.

PART-A (ক - অংশ)

Q. No. 1 (a-f) carries 1 mark each	$1 \times 6 = 6$
Q. Nos. 2-7 carry 2 marks each	$2 \times 6 = 12$
Q. Nos. 8-12 carry 4 marks each	$4 \times 5 = 20$
Q. Nos. 13 & 14 carry 6 marks each	$6 \times 2 = 12$
	Total = 50

PART-B (খ - অংশ)

Q. No. 15 (a-f) carries 1 mark each	$1 \times 6 = 6$
Q. Nos. 16-21 carry 2 marks each	$2 \times 6 = 12$
Q. Nos. 22-26 carry 4 marks each	$4 \times 5 = 20$
Q. Nos. 27 & 28 carry 6 marks each	$6 \times 2 = 12$
	Total = 50

Total (Part A & B) : $50 + 50 = 100$

Contd.

PART-A / ক-অংশ

1. Answer the following as directed :

তলত দিয়াবোৰৰ নিৰ্দেশানুযায়ী উত্তৰ দিয়া :

(a) Give the meaning of statistics in plural sense.

বহুল ভিত্তিত পৰিসংখ্যাৰ সংজ্ঞা আগবঢ়োৱা।

(b) What do you mean by Secondary data ?

গৌণ তথ্য বুলিলে কি বুজা?

(c) _____ method involves each and every items of the universe.

(Fill in the blank)

1

(খালী ঠাই পূৰণ কৰা)

পদ্ধতিয়ে সমষ্টি এটাৰ প্রতিটো মৌল বিবেচনা কৰে।

(d) The diagram which represents the data in a circle is—

1

(i) Bar diagram

(ii) Pie-diagram

(iii) Multiple diagram

(iv) Subdivided bar diagram.

এটা বৃক্ষৰ ভিতৰত তথ্য উপস্থাপনৰ পদ্ধতিটো হৈছে—

(i) দণ্ড চিত্ৰ

(ii) পাই চিত্ৰ

(iii) যৌগিক চিত্ৰ

(iv) খণ্ডিত দণ্ড চিত্ৰ।

(e) Name three most commonly used statistical averages.

1

সঘনে ব্যৱহৃত তিনিবিধ পারিসাংখ্যিক গড়মান কি কি?

(f) There are _____ quartiles in a series.

(Fill in the blank)

1

(শূন্যস্থান পূৰ্ণ কৰা)

এটা শ্ৰেণীত টা চতুৰ্থক থাকে।

2. Mention four limitations of statistics.

পৰিসংখ্যা বিজ্ঞানৰ যিকোনো চাৰিটা সীমাবদ্ধতা উল্লেখ কৰা।

3. Name any four methods of collecting primary data.

প্ৰাথমিক তথ্য সংগ্ৰহৰ যিকোনো চাৰিটা পদ্ধতিৰ নাম লিখা।

4. What is the difference between random sampling and non-random sampling?

2

যাদৃচ্ছিক প্ৰতিচয়ন আৰু অ-যাদৃচ্ছিক প্ৰতিচয়নৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

1×6=6

5. What is the difference between frequency polygon and frequency curve ?

2

বাৰংবাৰতা বহুজ আৰু বাৰংবাৰতা লেখৰ মাজৰ পাৰ্থক্য কি?

6. Define weighted arithmetic mean.

2

ভাৰিত সমান্তৰ মাধ্যৰ সংজ্ঞা আগবঢ়োৱা।

7. Name the two measures of dispersion.

2

বিচুৰণ গণনাৰ দুটা পদ্ধতিৰ নাম লিখা।

8. Mention specific characteristics of arithmetic mean.

4

সমান্তৰ মাধ্যৰ বিশেষ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।

9. Draw an ogive from the following table :

4

তলৰ তালিকাৰ পৰা এটা অগিভ অংকন কৰা :

Income আয়	0-10	10-20	20-30	30-40	40-50
No. of persons ব্যক্তিৰ সংখ্যা	5	15	25	3	2

OR / বা

Represent the following information in Pie-diagram :

তলৰ তথ্যখনি পাই চিত্ৰৰ সহায়ত প্ৰকাশ কৰা :

Items of expenditure খৰচৰ শিতান	Labour শ্ৰমিক	Bricks ইটা	Marble মাৰ্বল	Cement চিমেন্ট
Company কম্পেন্সী	10,000	3,000	5,000	2,000

10. "Sampling is the best method of collecting primary data" — Justify this statement.

4

"প্ৰতিচয়ন হৈছে প্ৰাথমিক তথ্য সংগ্ৰহৰ উৎকৃষ্ট পদ্ধতি" — উক্তিটোৰ সত্যাসত্য বিচাৰ কৰা।

11. Calculate arithmetic mean from the following data :

4

তলৰ তথ্যৰ পৰা সমান্তৰ মাধ্য নিৰ্কপণ কৰা :

Class Interval শ্ৰেণী অন্তৰাল	20-25	25-30	30-35	35-40	40-45	45-50	50-60
Frequency বাৰংবাৰতা	10	12	8	20	11	4	5

12. Find out Karl Pearson's co-efficient of correlation from the following data :

তলৰ তথ্যখনিৰ পৰা কার্ল পিয়েরচনৰ সহসম্বন্ধ গুণাংক নিৰ্ণয় কৰা :

X	50	54	56	58	59	60	61	62	65	75
Y	20	22	24	30	32	36	38	40	44	54

OR / বা

Explain the significance of an index number.

সূচক সংখ্যাৰ তাৎপৰ্য সমূহ ব্যাখ্যা কৰা।

13. Define Standard deviation, Range, Quartile deviation, Lorenz curve, Mean deviation and Inter-quartile range.

মানক বিচলন, প্ৰসাৰ, চতুৰ্থক বিচলন, লোৰেন্জ বেখা, গড় বিচলন আৰু আন্তঃ চতুৰ্থক প্ৰসাৰৰ সংজ্ঞা দিয়া।

OR / বা

Calculate Mean deviation and its coefficient using arithmetic mean.

3+3=6

তলৰ তথ্যখনিৰ পৰা সমান্তৰ মাধ্যৰ সহায়ত গড় বিচলন আৰু গড় বিচলন গুণাংক নিৰ্ণয় কৰা :

Marks নম্বৰ	20	30	40	50	60	70
No. of Students ছাত্র-ছাত্রীৰ সংখ্যা	8	12	20	10	6	4

14. Construct an Index number for 1999 taking as the base using simple average of price relatives method.

আপেক্ষিকৰ সৰল গড় প্ৰণালী ব্যৱহাৰ কৰি তলৰ তথ্যখনিৰ পৰা ১৯৯৯ বৰ্ষক ভিত্তি হিচাপ লৈ সূচক সংখ্যা নিৰ্ণয় কৰা :

Commodities সামগ্ৰী	A	B	C	D	E	F
Price in 1985 (₹) 1985ৰ দাম (₹)	8	15	12	10	10	12.5
Price in 1999 (₹) 1999ৰ দাম (₹)	10	21	36	14	12	17

OR / বা

Mention one merit and one demerit of median. Calculate median from the following data :
1+1+4=6

মধ্যমাৰ একোটাকৈ গুণ আৰু দোষ উল্লেখ কৰা। তলৰ তথ্যৰাশিৰ পৰা মধ্যমা গণনা কৰা :

X	10-20	20-40	40-70	70-110	110-180
Y	4	10	26	8	2

PART-B / খ-অংশ

(INDIAN ECONOMIC DEVELOPMENT)

(ভাৰতীয় অৰ্থনৈতিক উন্নয়ন)

15. Answer the following :

তলত দিয়াবোৰ উত্তৰ দিয়া :

(a) Railways were introduced in _____ in India.

ভাৰতত _____ চনৰ পৰা ৰেলসেৱা প্ৰৱৰ্তন কৰা হয়।

(b) What do you mean by Modernization ?

আধুনিকীকৰণ বুলিলে কি বুজা ?

(c) Define Privatization.

ব্যক্তিগতকৰণৰ সংজ্ঞা দিয়া।

(d) What is the full form of NABARD ?

NABARD বৰ সম্পূৰ্ণ কৰ কি ?

(e) What is Human Capital ?

মানৱ মূলধন মানে কি ?

(f) Mention any two causes of inflation.

মুদ্ৰাস্ফীতিৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।

16. Name two notable economists who estimated India's per-capita income during the Colonial period.

ওপনিৰেশিক শাসন কালত ভাৰতবৰ্ষৰ জনমূৰি আয় গণনা কৰা দুজন প্ৰণিধানযোগ্য অৰ্থনীতিবিদৰ নাম লিখা।

17. Mention two important problems of Indian Agriculture.

2

ভারতবর্ষৰ কৃষি ব্যবস্থাৰ দুটা গুৰুত্বপূৰ্ণ সমস্যা কি কি?

18. Point out two failures of economic reforms in India.

2

ভারতবর্ষৰ অৰ্থনৈতিক সংস্কাৰৰ দুটা বিফলতা উল্লেখ কৰা।

19. Define absolute poverty and relative poverty.

2

পৰম দৰিদ্ৰতা আৰু আপেক্ষিক দৰিদ্ৰতাৰ সংজ্ঞা দিয়া।

20. Mention the importance of human capital formation in India.

2

ভাৰতত মানৱ মূলধন গঠনৰ গুৰুত্ব কি?

21. What do you mean by agricultural marketing?

2

কৃষি বিপণন বুলিলে কি বুজা?

22. Mention four unemployment alleviation programme taken by Indian Government.

4

ভাৰত চৰকাৰৰ প্ৰহণ কৰা চাৰিখন নিবন্ধুৰা দৃষ্টীকৰণ তাঁচনিৰ নাম উল্লেখ কৰা।

OR / বা

What is Rural Credit? Why do farmers need rural credit?

গ্রাম্য ঋণ মানে কি? কৃষকক এই ঋণ কিয় প্ৰয়োজন?

23. Briefly mention the basic causes of poverty in India.

4

ভাৰতত দৰিদ্ৰতা উদ্ভূত হোৱাৰ মুখ্য কাৰণবোৰ কি কি?

OR / বা

Briefly mention the causes of inflation.

মুদ্ৰাস্ফীতিৰ মূল কাৰণসমূহ উল্লেখ কৰা।

24. What is Environment? What causes a stress on environment?

4

পাৰিপাৰ্শ্বিকতা মানে কি? পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিকল্প প্ৰভাৱ পেলোৱা কাৰণ সমূহ কি?

OR / বা

Explain the types of infrastructure.

আন্তঃগাঠনিক বিভিন্ন প্ৰকাৰবোৰৰ বিষয়ে লিখা।

25. Make a comparison between India and Pakistan as regards national income, size of population, birth rate, literacy rate and sex ratio.

4

জাতীয় আয়, জনসংখ্যাৰ আকাৰ, জন্মৰ হাৰ, সাক্ষৰতাৰ হাৰ আৰু লিংগ অনুপাতৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত তুলনা কৰা।

26. Explain the positive impacts of economic reforms.

4

আৰ্থিক সংস্কাৰৰ ধনাঘূক প্ৰভাৱ সমূহৰ বিষয়ে বহলাই লিখা।

27. What do you mean by environmental degradation? Suggest some measures to solve the problems of environmental degradation.

1+5=6

পাৰিপাৰ্শ্বিক অৱনতি বুলিলে কি বুজা? এই অৱনতি ৰোধৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা।

OR / বা

Explain briefly the following :

3+3=6

(a) Demand-pull inflation

(b) Cost-push inflation.

তলৰ ধাৰণা দুটা বহলাই লিখা :

(a) চাহিদাজনিত মুদ্ৰাস্ফীতি

(b) ব্যয়জনিত মুদ্ৰাস্ফীতি।

28. What do you mean by organic farming? Make a comparison between traditional farming and organic farming.

2+4=6

জৈৱিক কৃষি বুলিলে কি বুজা? জৈৱিক কৃষি আৰু পৰম্পৰাগত কৃষিৰ মাজত এক তুলনামূলক আলোচনা আগবঢ়োৱা।